

## ইউৰিয়া মিশ্ৰিত খেৰৰ প্ৰস্তুত প্ৰণালী

আমাৰ ৰাজ্যত প্ৰায়বোৰ খেতিয়কে ধানৰ খেতি কৰে বাবে অসমত প্ৰচুৰ পৰিমাণে ধানখেৰ পোৱা যায়। গো-পালকসকলে গৰু-ম'হৰ প্ৰধান খাদ্য হিচাবে প্ৰচুৰ পৰিমাণে খেৰৰ ব্যৱহাৰ কৰে। পিছে গৰু-ম'হৰ খাদ্য হিচাবে ধান খেৰতকৈ ধানৰ নৰাৰ গুণগত মান অধিক, সেয়েহে পশু-খাদ্য হিচাবে ধান খেৰ আৰু নৰা উভয়কে ব্যৱহাৰ কৰিব পাৰি।

ধানখেৰ বা নৰা খুৱালে গৰু-ম'হৰ বিশেষ উপকাৰ নহয়, কাৰণ খেৰত জীন নিয়াব পৰা মাংসহাৰ নাথাকে আৰু জীন নিয়াব পৰা পুষ্টিও শতকৰা মাত্ৰ ৪০ ভাগহে থাকে।

সেয়েহে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ধানখেৰৰ গুণগত মান বৃদ্ধি কৰি খুৱালে গো-পালকসকলে অধিক উপকৃত হ'ব পাৰে। এনে গুণসম্পন্ন ধানখেৰ গো-পালকসকলে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে।

### ধানখেৰৰ পুষ্টিকৰণ পদ্ধতি :

#### প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা

- ১। ১০০ কিলোগ্ৰাম শুকান ধানখেৰ ও নৰা (শতকৰা ১০ শতাংশ পানীয়ুক্ত)
- ২। ৪ কিলোগ্ৰাম ইউৰিয়া সাৰ আৰু (৪ কিলোগ্ৰাম গুড় /লালী, যদি সম্ভৱ হয়)
- ৩। ৯০ লিটাৰ পৰিষ্কাৰ পানী।
- ৪। পানী ৰখা পাত্ৰ।
- ৪। পানী ছটিয়াব পৰা সঁজুলি।
- ৫। পলিথিন চাদৰ (১০"×৮" জোখৰ) এখন।

### প্ৰস্তুত প্ৰণালী :

প্ৰথমে ৯০ লিটাৰ পৰিষ্কাৰ পানীত ৪ কিলোগ্ৰাম ইউৰিয়া মিহলাই লওক, যদি সম্ভৱ হয় ১০ কিলোগ্ৰাম গুড় লালীও পুষ্টিৰ বাবে মিহলাই ল'ব পাৰে।

১০০ কিলোগ্ৰাম ওজনৰ খেৰখিনি ওখ ঠাই বা বাহৰ চাং পাতি বা পলিথিন চাদৰৰ ওপৰত ছটিয়াই দি শুকাব দিয়ক। চাব যাতে এইখিনি কোনো পানীৰ সংশ্ৰৱত নাহে। এতিয়া ইউৰিয়া-গুড় মিশ্ৰিত পানীখিনি পানী ছটিওৱা সঁজুলিৰে লাহে লাহে ছটিয়াই থাকক। লগে লগে ভৰিৰে গছকি চেপি থাকক যাতে খেৰবোৰ ভালদৰে খাজ খাই যায়। পুনৰ খেৰ দিয়ক আৰু খেৰবোৰ তৰপে তৰপে গছকি থাকক যেতিয়ালৈকে আটাইবোৰ খেৰ শেষ নহয়।

এতিয়া অলপ শুকান খেৰ ওপৰত জাপি দি পলিথিনেৰে ভালকৈ ওপৰভাগ ঢাকি দিয়ক বা পানী নপৰা ঠাইত সমগ্ৰ ইউৰিয়া (গুড়) মিশ্ৰিত খেৰবোৰ ৰাখক। সাৰধান হ'ব যাতে কেতিয়াও এই খেৰবোৰত পানী নপৰে। নহ'লে খেৰৰ পৰা ইউৰিয়া (গুড়) ওলাই যাব পাৰে। এইদৰে প্ৰস্তুত কৰা খেৰবোৰ ২৮ দিন পৰ্যন্ত ৰাখি থাওক। ২৮ দিনৰ মূৰত খেৰবোৰ উলিয়াই লৈ গৰু-ম'হক খুওৱাৰ আগতে ২-৩ ঘণ্টা ৰ'দত মেলি দি ল'ব যাতে খেৰৰ পৰা অতিৰিক্ত এমোনিয়া গেছ ওলাই যায়।

এনেধৰণে প্ৰস্তুত কৰা খেৰ প্ৰথমে অমিশ্ৰিত খেৰৰ সৈতে বা সেউজীয়া ঘাঁহৰ লগত মিহলাই খুৱাবলৈ যত্ন কৰক। নতুন অৱস্থাত খাবলৈ মন নকৰিলেও পিছলৈ গুড়ৰ সোৱাদত এই খেৰা খাবলৈ গৰু-ম'হে আমনি নকৰে, বৰঞ্চ আগ্ৰহী হ'ব।

### উপকাৰিতা :

- ১। ইউৰিয়া (গুড়) মিশ্ৰিত খেৰত শতকৰা ৪-৫ ভাগ জীন নিয়াব পৰা মাংসহাৰ থাকি কিন্তু অমিশ্ৰিত ধানখেৰত জীন নিয়াব পৰা মাংসহাৰ নাথাকে।
- ২। মিশ্ৰিত খেৰত জীন নিয়াব পৰা পুষ্টি শতকৰা ১৬ ভাগ বৃদ্ধি হোৱাৰ ফলত বেছি পুষ্টিদায়ক হয়।

- ৩। ই কেঁচা ঘাঁহৰ অভাৱ দূৰ কৰে।
- ৪। আগতে প্ৰস্তুত কৰি থলে বাৰিষা /বানপানীৰ সময়ত ভালকৈ ব্যৱহাৰ কৰিব পাৰি। (যেতিয়া গৰু-ম'হ চৰণীয়া পথাৰলৈ যাব নোৱাৰে।)
- ৫। মিশ্ৰিত খেৰ ৫ কিলোগ্ৰাম খুৱাই প্ৰায় ১.৫ কি.গ্ৰা. দানা জাতীয় আহাৰ ৰাহি কৰিব পাৰি।
- ৬। পুষ্টি বৃদ্ধিৰ ফলত উৎপাদন আৰু কাৰ্যদক্ষতা বাঢ়ে।
- আপুনি ওপৰোক্ত প্ৰণালী শিকি লৈ আপোনাৰ অভিজ্ঞতা ওচৰ-চুবুৰীয়াক শিকাই দিয়ক যাতে ধানখেৰৰ যোগ্য ব্যৱহাৰ হয়। ই আপোনাৰ লগতে দহৰো উপকাৰ আহিব।
- আহক, আমি গো-পালকসকলে মিলি উইৰিয়া (গুড়) মিশ্ৰিত খেৰ ব্যৱহাৰ কৰোঁক।

\*\*\*\*\*